



এলে বেলে MBA পাচ

দেবজিৎ ভট্টা
▲



একাদশ অধ্যায়

ক্রিকেট খেল বর্তমান অতি জনপ্রিয়। ক্রিকেট খেলত যেতিয়া কোনো এজন বেটছমেন বান আউট হয় তেতিয়া তার কারণ হ'ল বেটছমেন দুজনের মাজত হঠাত সময়স্থ বা co-ordination-র ভুল হয় বা খেলিমেলি হয় আর যেতিয়াই দুজন বা তিনিজন বেটছমেন বান আউট-র চিকাব হয় তেতিয়া জিকিবলগা দল এটাও পৰাজয়ৰ মুখ্ত পৰে। ফুটবল খেলাতো দেখা যায় যে যেতিয়া linkman, centre forward আৰু defence-ৰ খেলুৰে মাজত ভাল তাল-মিল বা co-ordination থাকে তেতিয়া দলটোৱে ভাল খেল প্ৰদৰ্শন কৰিব জয়লাভ কৰিব পাৰে। ফুটবল খেলত linkman এজনৰ কাম co-ordinator-ৰ

দৰে। Linkman এজনে যদি সময়মতে centre forward-লৈ বল উলিয়াই নিদিয়ে তেন্তে centre forward-ৰ পক্ষে গ'ল কৰাটো কঠিন কাম বা অসম্ভৱ হৈ পৰে। একেদৰে যদি বিপক্ষৰ আক্ৰমণৰ সময়ত যদি linkman এজনে সময়মতে বল বাহিৰলৈ মাৰি নপঠায় বা ডিফেন্সৰ কাষলৈ বেক পাছ নকৰে তেন্তে গ'ল খোৱাটো ধূৰচপ। সেয়ে ফুটবল খেল এখনত লিংকমেন আৰু তেওঁৰ co-ordination বা সময়স্থ অতি গুৰুত্বপূৰ্ণ। একেদৰে মেনেজমেন্ট বা পৰিচালনাৰ ক্ষেত্ৰতো দেখা যায় যে প্লেনিং আৰু কন্ট্ৰোলৰ পাচতে co-ordination অতিশয় গুৰুত্বপূৰ্ণ বা দৰকাৰী। কেৱল প্লেনিং আৰু কন্ট্ৰোলৰ দ্বাৰা এটা প্ৰোজেক্ট বা কাম সফলভাৱে সম্পূৰ্ণ কৰিব নোৱাৰিব। একেদৰে এটা উদ্যোগ, অনুষ্ঠান, এটা বিভাগ, এখন বাজা বা দেশ সুচাৰুৰূপে efficiently চলিবলৈ সময়স্থ গুৰুত্ব অপৰিবিশীম। সেয়ে বছতে ক'ব খোজে যে co-ordination is the essence of management.

কেই দিনমান আগতে এটা টিভি চেনেলত বিতৰ্ক চাই থাকোতে এজন বক্তব্য কৈছিল যে ভাৰতবৰ্যৰ বৰ্তমান

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোড়ী এজন ভাল চি ই অ', ভাল মেনেজাৰ আৰু এজন ভাল প্ৰশাসক। কাৰণ তেওঁ এজন অতিশয় ভাল co-ordinator. বিভিন্ন বাজ্যৰ লগত, বিভিন্ন দলৰ লগত, বিভিন্ন অনুষ্ঠানৰ লগত, বিভিন্ন ব্যক্তিৰ লগত কেনেদৰে co-ordinate কৰিব লাগে তেওঁ ভালদৰে জানে আৰু ভালদৰে কৰেও। এজন ভাল co-ordinator হ'বৰ বাবে ব্যক্তিগৰাকী ভাল বক্তা হোৱা দৰকাৰ আৰু নৰেন্দ্ৰ মোড়ীয়ে দেশৰ ভিতৰতে সকলোতকৈ ভাল বক্তা সেয়া প্ৰশ়াতীত।

এজন ভাল co-ordinator হ'বৰ বাবে এজন ব্যক্তি বা মেনেজাৰৰ প্ৰথম প্ৰয়োজন good communication skill-ৰ। ভাল communication-ৰ বাবে ভাষাৰ ওপৰত বৃংপতি থকা প্ৰয়োজন। Communication skill-ৰ পিচতে গুৰুত্বপূৰ্ণ হ'ল যে ভাল co-ordinator হ'বৰ বাবে মানুহৰ লগত বন্ধুত্ব গঢ়ি তুলিব পাৰিব লাগিব। ইংৰাজীত এষাৰ কথা আছে— to have a friend be a friend. বহুক্ষেত্ৰত দেখা



যায় কোনোরা এটা কাম সম্পন্ন করিবৰ
বাবে official relationতকৈ বন্ধুত্বেহে
বেছি দৰকাৰী। Official relationৰ দ্বাৰা
কৰিব নোৱাৰা কাম বন্ধুত্বে অতি সহজে
সম্পন্নদণ কৰিব পাৰি। ভাল co-ordinator
হ'বৰ বাবে সেয়ে এজন মেনেজাৰে art
of winning friend আয়ত কৰাটো
প্ৰয়োজন। ইয়াৰ পাচতে ভাল co-
ordinator হ'বৰ বাবে প্ৰয়োজনীয় হ'ল
আনক উদ্বৃদ্ধ কৰিব পৰা বা motivate
কৰিব পৰা। হাঁহিমুখে পিছিত চপৰিয়াই
কাম সমাধা কৰিব পৰাটোৱেই হ'ল এজন
co-ordinatorৰ কৃতিত্ব।

মানুহৰ এটা স্বভাৱ আছে যে মানুহে
সদয় আনৰ কামৰ বেয়া দিশটো দেখে
আৰু তাৰ সমালোচনা কৰে যদিও আমি
কওঁ যে 'আপোন ভালেই জগত ভাল',
কিন্তু কাৰ্যক্ষেত্ৰত এই কথা আমি পাহৰি
যাওঁ আৰু মানি নচলো। এজন ভাল
motivator হ'লেই হ'লে আমি আনৰ ভাল
কামৰ প্ৰশংসা কৰিবলৈ শিকিব লাগিব,
আনৰ ভাল কামৰ প্ৰশংসা কৰিব পাৰিব
লাগিব। ইংৰাজী ভাষাৰ এটা ভাল দিশ
এয়ে যে এই ভাষাত ধন্যবাদ (thank you),
দুঃখিত (sorry), ক্ষমা কৰিব (excuse
me), শুভেচ্ছা (congratulation) আদি
শৰ্দৰ প্ৰয়োগ উদাবভাৱে হয় বা
ব্যাপকভাৱে হয়। আমি এনেধৰণৰ
কৃতজ্ঞতামূলক আৰু প্ৰশংসাসূচক
শৰ্দৰোৰ প্ৰয়োগ কৰিব পাৰিব লাগিব।
তেতিয়াহে এজন ভাল motivator তথা
ভাল co-ordinator হোৱা সন্তু।

আমাৰ কাৰ্যক্ষেত্ৰত বা কোনো এটা
অনুষ্ঠান বা প্ৰতিষ্ঠানত কৰ্মচাৰী তথা

**আমি যি ভাল কাম কৰো
বুলি ভাবো আমি জীয়াই
থাকোতেই কৰিব
লাগিব। আমাৰ মৃত্যুৰ
পিচত আন কোনোবাই
কৰিব বুলি ভাবিলে ভুল
হ'ব। একেদৰে কোনো
ব্যক্তিয়ে ভাল কাম
কৰিলে আমি তাৰ
প্ৰশংসা তেতিয়াই তথা
**সময় আৰু সুযোগ
থাকোতেই কৰিব
লাগিব। কামৰ পৰা
অৱসৰৰ পাচত আত্মকথা
লিখি ভাল কামৰ প্ৰশংসা
কৰিব বুলি ভাবি থাকিলে
একো নহ'ব।****

ব্যক্তিক প্ৰশংসা কৰি উদ্বৃদ্ধ কৰিবৰ বাবে
আমি এনেধৰণৰ এক কাৰ্যপদ্ধতি বা উপায়
প্ৰস্তুত কৰি ল'ব পাৰো—

(১) আমি কৰ্মচাৰী বা কোনো ব্যক্তিয়ে
কৰা ভাল কামৰোৰ স্বীকাৰ (acknowledge)
কৰিব পাৰো।

(২) এজন মেনেজাৰ হিচাপে, এজন
motivator হিচাপে আমি ভাল কাম acknowledge
কৰিব পাৰো।

(৩) আমাৰ নিজৰ সহকাৰী তথা
তলতীয়া কৰ্মচাৰীসকলৰ লগত ভাল কামৰ
কিদৰে প্ৰশংসা (praise) কৰা উচিত এই

বিষয়ে কথা-বাৰ্তা পাতিব পাৰো।

(৪) যেতিয়া কোনো ব্যক্তিয়ে ভাল
কাম কৰে বা সাধাৰণতকৈ অধিক
কাৰ্যক্ষেত্ৰত কাম কৰে তেতিয়া আমি
তেওলৈ সৰু ধন্যবাদসূচক টোকা বা চিৰ্টি,
ই-মেইল বা এছ এম এছ পঠিয়াব পাৰো।

(৫) আমি আমাৰ অনুষ্ঠান বা
কাৰ্যক্ষেত্ৰত ইজনে সিজনক encourage
বা উদগনি দিয়া পৰিবেশ সৃষ্টি কৰিব
পাৰো।

(৬) আমি আমাৰ কাৰ্যক্ষেত্ৰত ap-
preciation এক সংস্কৃতি বা culture
হিচাপে গঢ়ি তুলিব পাৰো আৰু লগতে
acknowledgement আমাৰ দৈনন্দিন
কাৰ্যক্ষেত্ৰ এক অংশ কৰি ল'ব পাৰো।

মানুহ হ'ল দৰ্যাপৰায়ণ জীৱ। গতিকে
কোনোৱা এজনক প্ৰশংসা কৰিলে বা ap-
preciation letter দিলে আন দুজন মানুহ
ঈৰ্ষাপ্তি হোৱা স্বাভাৱিক। গতিকে
মেনেজাৰ হিচাপে বা motivator হিচাপে
আমাৰ কাম-কাজৰোৰ সত্য আৰু নিৰপেক্ষ
হোৱা উচিত। এইক্ষেত্ৰত আমি সেয়ে Rt.
Herbert J. Taylorৰ দ্বাৰা develop কৰা
four way testৰ সহায় ল'ব পাৰো। এই
four way test হ'ল— Is it truth (ই
সত্যনে?), is it fair to all concerned?
(ই সকলোৰে বাবে নিৰপেক্ষ হয়নে?),
Will it build goodwill and better
friendship? (ই সকলোৰে মাজত ভাল
ভাব আৰু সুমধুৰ সম্পর্ক গঢ়ি তুলিবনে?),
Will it be beneficial to all concerned?
(ই সকলোৰে ভালৰ কাৰণে হ'বনে?)

আমি যেতিয়া নিৰপেক্ষভাৱে
সকলোৰে ভালৰ কাৰণে বৃহত্তৰ সমাজৰ
কাৰণে সিদ্ধান্ত লৈ কামৰোৰ কৰি যাম
তেতিয়া নিজৰ স্বার্থৰ বা কোনো দুই-একে
বেয়া পালেও সময়ত তেওঁলোকেও নিজৰ
স্বার্থ পাহৰি এনে কামক আদৰি ল'ব। আমি
আমাৰ ভাল কামৰোৰ সময়ত কৰিব
পাৰিলোহে তাৰ গুৰুত্ব থাকিব বা মানুহে
তেনে কামৰ মূল্য বা গুৰুত্ব উপলক্ষ কৰিব
পাৰিব।

এসময়ত এখন গাঁৱত এজন অতিশয়
ধনী মানুহ আছিল। ধনী হ'লেও তেওঁ
কিন্তু অতি কৃপণ আছিল। কৃপণ হোৱা
বাবে গাঁৱৰ মানুহে তেওঁক অকণো ভাল
নাপাইছিল। এদিন তেওঁ গাঁৱৰ মানুহ
সকলোকে ক'লে— 'তোমালোকে মোক
ভাল নোপোৱা। ইয়াৰ কাৰণ হ'ল



তোমালোক মোৰ প্রতি ঈর্যাঞ্চিত নতুবা
তোমালোকে মোক বুজি নোপোৱা।
একমাত্ৰ ভগৱানেহে মোৰ কথা জানে। মই
হ'লো অবিবাহিত মানুহ। মই যেতিয়া
মৰিম, মই ইমান অগাধ সম্পত্তিৰ একো
লগত লৈ নাযাওঁ। মই সকলো ইয়াতে
এবি দৈ যাম। মই এখন will বনাম আৰু
সকলো টকা-পইচা, সম্পত্তি charityৰ
বাবে দি দৈ যাম। তেতিয়া তোমালোকে
মোক বুজি পাৰা আৰু সৃষ্টী হ'বা।'

কিন্তু ইয়াৰ পিচতো গাঁৱৰ মানুহে
তেওঁক ইতিকিং কৰিবলৈ নেৰিলে আৰু
এদিন সেয়ে গাঁৱৰ মানুহক তেওঁ ক'লে—
'তোমালোকে কেইটামান বছৰ ব'ব
নোৱাৰনে? মোৰ মৃত্যুৰ পাচত সকলো
সম্পত্তি, টকা-পইচা charityৰ বাবে যাব
তথাপি তোমালোকে মোক কৃপণ বুলি
ইতিকিং কৰা।' ইয়াৰ পিচতো গাঁৱৰ মানুহে
তেওঁক বিশ্বাস নকৰিলে আৰু আগৰ দৰে
ইতিকিং কৰি থাকিল। সেয়ে তেওঁ পুনৰ
গাঁৱৰ মানুহক ক'লে— 'তোমালোকে
মোক অমৰ বুলি ভাৰা নেকি? ময়ো এদিন
আন মানুহৰ দৰে মৰিম আৰু তেতিয়া
মোৰ টকা-পইচা সকলো charityলৈ যাব,
ভাল কাম হ'ব।' কৃপণ ধনী মানুজনে
বুজিৰ নোৱাৰিলে ইমানকৈ কোৱাৰ পাচতো
গাঁৱৰ মানুহে কিয় তেওঁক বিশ্বাস কৰা
নাই।

এদিন কৃপণ ধনী ব্যক্তিজনে আন
ঠাইলৈ বুলি লওলাই গৈছিল আৰু মাজ
বাস্তাত বৰষুণ আহাত এজোপা ডাঙৰ গছৰ
তলত আশ্রয় ল'লে। সেই গছজোপাৰ
তলতে এটা গাহৰি আৰু এজনী গাই
গকৰিণেও আশ্রয় লৈ আছিল। গাহৰি আৰু
গাইজনীয়ে কথা পাতি আছিল আৰু
কৃপণজনে সিহ্তৰ কথাখিনি শুনি থাকিল।
গাহৰিটোৱে গৰজনীক ক'লে— 'এইটো
কেনে কথা যে সকলোৱে তোমাক ভাল
পায়, প্ৰশংসা কৰে। কিন্তু মোক কোনেও
প্ৰশংসা নকৰে বা ভাল নাপায়? মই
যেতিয়া মৰিম মানুহে মোৰ সকলো মাংস
খাৰলৈ পাব। মোৰ মাংসৰে bacon, ham,
sausage আদি বনাই জুতি ল'ব। তথাপি
কিন্তু মোক প্ৰশংসা নকৰে নতুবা ভাল
নাপায়। তুমি মাত্ৰ গাঁথীৰ দিয়া আৰু মৰাব

পাচত তোমাক শণুনে খাৰে বাবে মানুহে
গেলাই দিব অথচ তোমাক ইমান প্ৰশংসা
আৰু ইমান ভাল পায়।' গৰজনীয়ে তেতিয়া
উত্তৰ দিলে— 'চোৱা, মই জীয়াই থকা
অৱস্থাতে গাঁথীৰ দিওঁ। মানুহে দেখে যে
মই মোৰ নিজৰ যি আছে তাকেই
তেওঁলোকৰ বাবে দি দিওঁ। কিন্তু তুমি
জীয়াই থাকোতে মানুহক একো নিদিয়া।
তোমাৰ মৃত্যুৰ পাচত তুমি সকলো দি
থৈ যোৱা। মানুহে ভৱিষ্যতত ইমান বিশ্বাস
নকৰে। মানুহে বৰ্তমানকহে বিশ্বাস কৰে
আৰু সেয়ে বৰ্তমানত সদায়ে মোৰ গাঁথীৰ
খায় আৰু মোক প্ৰশংসা কৰে। তুমি যদি
বৰ্তমান মানুহক কিবা দিব পাৰা মানুহে
তোমাকো প্ৰশংসা কৰিব, আদৰ কৰিব।
কৃপণ, ধনী মানুজনে নিজৰ ভুল বুজি
পালে আৰু গাঁৱলৈ ঘূৰি যোৱাৰ পাচত
প্ৰভূত ধন-সম্পদ দুখীয়া মানুহ আৰু গাঁৱৰ
উন্নতিৰ বাবে খৰচ কৰিবলৈ আৰম্ভ
কৰিলে। কিছুদিনৰ ভিতৰতে আগৰ কথা
পাহৰি গাঁওবাসীয়ে তেওঁক মৰিম, চেনেহ
আৰু শ্ৰাদ্ধা দিয়া আৰম্ভ কৰিলে। আমি যি
ভাল কাম কৰো বুলি ভাৰো আমি জীয়াই
থাকোতেই কৰিব লাগিব। আমাৰ মৃত্যুৰ
পিচত আন কোনোবাই কৰিব বুলি ভাৰিলৈ
ভুল হ'ব। একেদৰে কোনো ব্যক্তিয়ে ভাল
কাম কৰিলে আমি তাৰ প্ৰশংসা তেতিয়াই
তথা সময় আৰু সুযোগ থাকোতেই কৰিব
লাগিব। কামৰ পৰা তাৰসৰৰ পাচত
আত্মকথা লিখি ভাল কামৰ প্ৰশংসা কৰিম
বুলি ভাৰি থাকিলে একো নহ'ব।

এসময়ত Fleming নামৰ এজন Scottish কৃষক আছিল। এদিন পথাৰত কাম
কৰি থাকোতে হঠাতে তেওঁ ওচৰ ভেৰনি
(bog)ৰ পৰা এটা সৰু ল'বাই সহায় বাবে
মৰা চিএৰ শুনিলে। কৃষকজন শব্দৰ ফালে
দৌৰি গ'ল আৰু দেখিলৈ যে ভেৰনিৰ
বোকাত লাগি ধৰি এটা সৰু ল'বা ক্ৰমশঃ
তললৈ যাবলৈ আৰম্ভ কৰিছে। কৃষকজনে
বোকাৰ পৰা ল'বাজনক উদ্বাৰ কৰি তুলি
আনিলৈ। কৃষকজনে উদ্বাৰ নকৰা হ'লে
ল'বাজন ভেৰনিৰ বোকাত পোত গৈ
নিৰ্ধারিত মৃত্যুৰ পৰিলক্ষেতে। পিচিনা
এখন ঘোৱা গাড়ী আহি কৃষকজনৰ পদুলিত
উপস্থিত হ'লহি আৰু তাৰ পৰা এজন বাজ

কৰ্মচাৰী (nobleman) নামি আহি নিজকে
কৃষকজনে উদ্বাৰ কৰা ল'বাটোৰ বাপেক
বুলি পৰিচয় দিলে। বাজ কৰ্মচাৰীজনে
ক'লে— 'আপুনি মোৰ ল'বাৰ জীৱন
বচালে। মই আপোনাৰ ঝণ পৰিশোধ
কৰিবলৈ আহিছো।' কৃষকজনে উত্তৰ
দিলে— 'মই মানীয়তাৰ বাবে আপোনাৰ
ল'বাৰ জীৱন বচ্ছা কৰিছো। মই ইয়াৰ
বাবে কোনো টকা-পইচা বা উপহাৰ ল'ব
নোৱাৰো।' ঠিক তেনে সময়তে এটা সৰু
ল'বা আহি ব্যৰ কজনৰ ওচৰত থিয় হ'লহি।
বাজ কৰ্মচাৰীজনে সুধিলে— 'এইটো
আপোনাৰ ল'বা নেকি?' কৃষকজনে উত্তৰ
দিলে— 'হয়, এইটো মোৰ ল'বা।'
বাজকৰ্মচাৰীজনে ক'লে— 'আমি এটা
চুক্তি কৰো। মই আপোনাৰ ল'বাটোক লৈ
যাওঁ আৰু তাক ভাল শিক্ষাৰে শিক্ষিত
কৰো। যদি আপোনাৰ ল'বাৰ আপোনাৰ
দৰে গুণ আছে এদিন সি মহৎ কাম কৰিব
আৰু আপুনি আপোনাৰ ল'বাক লৈ গোৱাৰ
কৰিব পাৰিব।' কৃষকজন মাস্তি হ'ল। কৃষক
Flemingৰ ল'বাজন এদিন লণ্ডনৰ St.
Mary's Hospital Medical Schoolৰ
পৰা graduate হ'ল আৰু এদিন গোটেই
বিশ্বতে Penicillinৰ আৰিষ্কাৰক Sir
Alexandar Fleming নামেৰে জ্ঞানাত
হ'ল। কিছু বছৰ পাচত বাজ কৰ্মচাৰীজনৰ
ল'বাৰ নিমুনিয়া বেমাৰ হ'ল আৰু তেওঁক
পুনৰ বচালে পেনিচিলিনে। সেই বাজ
কৰ্মচাৰীজনৰ নাম আছিল Lord
Randolph Churchill আৰু তেওঁৰ
ল'বাজনকে বিশ্বই জানে Sir Winston
Churchill বুলি।

এতিয়া আকৌ co-ordinationৰ
কথালৈ আহিছো। এজন ভাল co-
ordinator হ'বৰ বাবে সদায় আনক সহায়
কৰা, সকলোৱে লগত ভাল সম্পর্ক বক্ষা
কৰা, বন্ধুত্ব বিস্তাৰ কৰা, ভাল networking
কৰা আদি গুণবোৰ সৰুৰে পৰা আয়ন্ত
কৰিব লাগিব, বিকশিত কৰিব লাগিব।
লগতে শব্দৰ প্ৰয়োগত সংযমশীল আৰু
কৌশলপূৰ্ণ হ'ব লাগিব। কাৰণ communication
আৰু relationshipয়েই হ'ল
এজন co-ordinatorৰ মূল অস্ত্ৰ বা
আহিলা।

